

2016

ACCOUNTANCY

Full Marks : 100

Pass Marks : 30

Time : Three hours

The figures in the margin indicate full marks for the questions.


GET IT ON
Google Play


AHSEC
Question Paper
Commerce
HS 2nd Year
ASSAM



Install Now

HS Commerce Question Paper

BELLAL HOSSAIN MONDAL[©]

Contd.

উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা :

- (i) In the absence of Partnership Deed, a Partner who advances money to the firm beyond the amount of his/her capital is entitled to get interest thereon at the rate of _____ % per annum as per Partnership Act, 1932.

অংশীদাৰী চুক্তিৰ অবিহনে, এজন অংশীদাৰে তেওঁৰ মূলধনৰ উপৰি যিখিনি অতিৰিক্ত অৰ্থ অংশীদাৰী প্রতিষ্ঠানলৈ আগবঢ়ায় তাৰ ওপৰত অংশীদাৰী আইন, ১৯৩২-ৰ মতে বছৰি _____ % হাৰে সুত পাব।

- (ii) The members of a Partnership business are collectively known as _____.

এখন অংশীদাৰী ব্যবসায়ৰ সদস্যসকল যৌথভাবে _____ নামে পৰিচিত।

- (iii) The amount due to the retiring partner is transferred to his/her _____ Account in case it is not paid immediately.

অবসৰগ্ৰহণকাৰী অংশীদাৰক দিবলগীয়া ধন যদি তৎক্ষণাত তেওঁক আদায় দিয়া নহয় তেনেহলে উক্ত ধনখিনি তেওঁৰ _____ হিচাপলৈ স্থানান্তৰিত কৰা হয়।

- (iv) In case of fixed capital, a partner's Capital Account always shows a _____ balance.

স্থায়ী মূলধনৰ ক্ষেত্ৰত, এজন অংশীদাৰৰ মূলধন হিচাপ সদায় _____ উদ্ভূত দেখুৱায়।

- (b) Choose the correct alternative :

1×2=2

শুদ্ধ উত্তৰ বাছনি কৰা :

- (i) Financial Statements of a company include :

এটা কোম্পানীৰ বিস্তৃত বিবৃতিবোৰৰ মাজত অন্তৰ্ভুক্ত হৈ আছে :

- (1) Balance Sheet

উদ্ভূতপত্ৰ



BELLAL HOSSAIN MONDAL

লাভ-লোকচান হিচাপ

(3) Cash flow Statement

নগদ ধনৰ প্ৰবাহৰ প্ৰতিবেদন

(4) All of the above

ওপৰৰ গোটেই কেইটা।

(ii) Profit and Loss Account is also known as _____ statement.

লাভ লোকচান হিচাপক _____ প্ৰতিবেদন বুলি জনা যায়।

(c) State whether the following statements are true **or** false : 1×2=2

তলৰ বাক্য কেইয়াকি শুদ্ধ নে অশুদ্ধ লিখা :

(i) Interest on Partners' Capital is debited to Partners' Capital Account.

অংশীদাৰৰ মূলধনৰ ওপৰত দিয়া সুত অংশীদাৰৰ মূলধন হিচাপত ডেবিট কৰা হয়।

(ii) Debenture holders are creditors of the Company.

ঋণপত্ৰধাৰক সকল কোম্পানীৰ পাওনাদাৰ।

2. State the meaning of Not-for-Profit Organization.

লাভ-নোলোৰা প্ৰতিষ্ঠানৰ অৰ্থ লিখা।



BELLAL HOSSAIN MONDAL

2

3. A and B are partners sharing profits in the ratio 3 : 2. C is admitted as a new partner for 1/5th share in the future profits. Calculate the new profit sharing ratio.

2

A আৰু B অংশীদাৰ দুজনে 3 : 2 অনুপাতে লাভ বন্টন কৰে। ভবিষ্যতৰ লাভৰ 1/5 ভাগ দিয়াৰ চৰ্তত C-ক নতুন অংশীদাৰ হিচাপে নিযুক্তি দিয়া হ'ল। ভবিষ্যতৰ লাভ বন্টনৰ অনুপাত নিৰ্ণয় কৰা।

উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা :

- (i) In the absence of Partnership Deed, a Partner who advances money to the firm beyond the amount of his/her capital is entitled to get interest thereon at the rate of _____ % per annum as per Partnership Act, 1932.

অংশীদাৰী চুক্তিৰ অবিহনে, এজন অংশীদাৰে তেওঁৰ মূলধনৰ উপৰি যিখিনি অতিৰিক্ত অর্থ অংশীদাৰী প্রতিষ্ঠানলৈ আগবঢ়ায় তাৰ ওপৰত অংশীদাৰী আইন, ১৯৩২-ৰ মতে বছৰি _____ % হাৰে সুত পাব।

- (ii) The members of a Partnership business are collectively known as _____.

এখন অংশীদাৰী ব্যবসায়ৰ সদস্যসকল যৌথভাবে _____ নামে পৰিচিত।

- (iii) The amount due to the retiring partner is transferred to his/her _____ Account in case it is not paid immediately.

অবসৰগ্ৰহণকাৰী অংশীদাৰক দিবলগীয়া ধন যদি তৎক্ষণাত তেওঁক আদায় দিয়া নহয় তেনেহলে উক্ত ধনখিনি তেওঁৰ _____ হিচাপলৈ স্থানান্তৰিত কৰা হয়।

- (iv) In case of fixed capital, a partner's Capital Account always shows a _____ balance.

স্থায়ী মূলধনৰ ক্ষেত্ৰত, এজন অংশীদাৰৰ মূলধন হিচাপ সদায় _____ উদ্ভূত দেখুৱায়।

- (b) Choose the correct alternative :

1×2=2

শুদ্ধ উত্তৰ বাছনি কৰা :

- (i) Financial Statements of a company include :
এটা কোম্পানীৰ বিস্তৃত বিবৃতিবোৰৰ মাজত অন্তৰ্ভুক্ত হৈ আছে :

(1) Balance Sheet

উদ্ভূতপত্ৰ



BELLAL HOSSAIN MONDAL

(2) Profit and loss Account

লাভ-লোকচান হিচাপ

(3) Cash flow Statement

নগদ ধনৰ প্ৰবাহৰ প্ৰতিবেদন

(4) All of the above

ওপৰৰ গোট্টেই কেইটা।

(ii) Profit and Loss Account is also known as _____ statement.

লাভ লোকচান হিচাপক _____ প্ৰতিবেদন বুলি জনা যায়।

(c) State whether the following statements are true **or** false : $1 \times 2 = 2$

তলৰ বাক্য কেইফাকি শুদ্ধ নে অশুদ্ধ লিখা :

(i) Interest on Partners' Capital is debited to Partners' Capital Account.

অংশীদাৰৰ মূলধনৰ ওপৰত দিয়া সুত অংশীদাৰৰ মূলধন হিচাপত ডেবিট কৰা হয়।

(ii) Debenture holders are creditors of the Company.

ঋণপত্ৰধাৰক সকল কোম্পানীৰ পাওনাদাৰ।

2. State the meaning of Not-for-Profit Organization.

লাভ-নোলোৱা প্ৰতিষ্ঠানৰ অৰ্থ লিখা।



BELLAL HOSSAIN MONDAL

2

3. A and B are partners sharing profits in the ratio 3 : 2. C is admitted as a new partner for $\frac{1}{5}$ th share in the future profits. Calculate the new profit sharing ratio. 2

A আৰু B অংশীদাৰ দুজনে 3 : 2 অনুপাতে লাভ বন্টন কৰে। ভবিষ্যতৰ লাভৰ $\frac{1}{5}$ ভাগ দিয়াৰ চৰ্তত C-ক নতুন অংশীদাৰ হিচাপে নিযুক্তি দিয়া হ'ল। ভবিষ্যতৰ লাভ বন্টনৰ অনুপাত নিৰ্ণয় কৰা।

4. Mention any two distinctions between shares and debentures.

2

অংশপত্ৰ আৰু ঋণপত্ৰৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা।

5. A Ltd. forfeited 500 shares of ₹ 10/- each, ₹ 8/- paid, for non-payment of final call of ₹ 2/- each.

Give journal entry of forfeiture of share.

2

A Ltd.-এ ৪/- টকাকৈ তলবপ্ৰাপ্ত 500 খন 10/- টকীয়া অংশপত্ৰ চূড়ান্ত তলব 2/- টকাকৈ আদায় নোপোৱাৰ কাৰণে বাজেয়াপ্ত কৰে। জাবেদা প্ৰতিষ্টি বাজেয়াপ্ত কৰণৰ ওপৰত কৰা।

6. A and B are partners in a firm sharing profits in the ratio of 3 : 2. Their capitals as on April, 1, 2014 were ₹ 2,00,000/- and ₹ 1,80,000/- respectively. On October 1, 2014, A introduced an additional capital of ₹ 50,000/- and on January, 1, 2015, B introduced ₹ 70,000/-. Interest on capital is allowed at 10% p.a. Calculate interest on capital for both the partners for the year ending March, 31, 2015.

2

A আৰু B 3 : 2 অনুপাতে লাভ বন্টন কৰি এটা প্ৰতিষ্ঠানৰ অংশীদাৰ। এপ্ৰিল 1, 2014 তাৰিখে তেওঁলোকৰ মূলধনৰ পৰিমাণ আছিল ক্ৰমে 2,00,000/- টকা আৰু 1,80,000/- টকা। অতিৰিক্ত মূলধন হিচাপে অক্টোবৰ 1, 2014 তাৰিখে A 50,000/- টকা আৰু জানুৱাৰী 1, 2015 তাৰিখে B 70,000/- টকা প্ৰতিষ্ঠানলৈ আদায় দিয়ে। মূলধনৰ ওপৰত সুত বছৰি 10% হাৰে মঞ্জুৰ কৰা হয়। মাৰ্চ 31, 2015 তাৰিখে অস্তপৰা বছৰটোৰ বাবে উভয় অংশীদাৰৰ মূলধনৰ ওপৰত সুত নিৰ্ণয় কৰা।

7. Explain any three objectives of preparing a Cash Flow statement.

1-3

নগদ প্ৰবাহ প্ৰতিবেদন প্ৰস্তুত কৰাৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।



BELLAL HOSSAIN MONDAL

From the following details, calculate Current Ratio and Liquid Ratio : 3

তলত দিয়া তথ্যৰ পৰা চলিত অনুপাত আৰু তৰল অনুপাত নিৰ্ণয় কৰা :

Machinery	1,00,000/-
যন্ত্ৰপাতি	
8% Debenture	80,000/-
8% ঋণপত্ৰ	
Bank Overdraft	20,000/-
বেংক অ'ভাৰড্ৰাফ্ট	
Sundry Creditors	76,000/-
বিবিধ পাওনাদাৰ	
Prepaid Expenses	4,000/-
অগ্ৰীম প্ৰদত্ত খৰচ	
Stock	80,000/-
মজুত পণ্য	
Sundry Debtors	1,00,000/-
বিবিধ দেনাদাৰ	



BELLAL HOSSAIN MONDAL

8. Mention *any three* items that can be shown under the heading "Reserves & Surplus" in a company's Balance Sheet. 1×3=3

কোম্পানীৰ উদ্ভূতপত্ৰৰ "Reserves & Surplus" শিতানত দেখুৱাব পাৰা যিকোনো তিনিটা বিষয় উল্লেখ কৰা।

OR / নাইবা

Give *three* objectives of financial statement analysis.

1×3=3

বিস্তীৰ্ণ প্ৰতিবেদন বিশ্লেষণৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

9. What is meant by Comparative Statements? What do they show?

1+2=3

তুলনামূলক প্ৰতিবেদন কি? সেইবোৰে কি দেখুৱায়?

OR / নাইবা

Explain the Capitalization method of valuation of Goodwill.

3

সুনামৰ মূল্যায়নৰ মূলধনীকৰণ পদ্ধতিটো ব্যাখ্যা কৰা।

10. Mention *any three* distinctions between Fund-based Accounting and Non-fund based Accounting.

1×3=3

পুঁজি-ভিত্তিক হিচাপকৰণ আৰু অ-পুঁজি-ভিত্তিক হিচাপকৰণৰ মাজত থকা যিকোনো তিনিটা পাৰ্থক্য উল্লেখ কৰা।

OR / নাইবা

Mention *three* features of a non-trading organisation.

1×3=3

এখন অব্যৱসায়িক প্ৰতিষ্ঠানৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।



BELLAL HOSSAIN MONDAL

11. Mention *any three* limitations of Financial Statements.

1×3=3

বিস্তীৰ্ণ প্ৰতিবেদনৰ যিকোনো তিনিটা সীমাবদ্ধতা উল্লেখ কৰা।

12. From the following Receipts and Payments Account for the year ended 31st December, 2015 and other details of the Sankardev Club, prepare an Income and Expenditure Account for the year ended 31st December, 2015 :

5

31 ডিচেম্বৰ, 2015 তাৰিখে অন্তপৰা বছৰটোৰ বাবে তলত দিয়া Sankardev Club-ৰ জমা আৰু খৰচ হিচাপ আৰু অন্যান্য তথ্যৰ পৰা 31 ডিচেম্বৰ, 2015 তাৰিখত অন্তপৰা বছৰটোৰ বাবে আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা :

Receipts and Payments Account

জমা আৰু খৰচ হিচাপ

Receipts (জমা)	(₹)	Payments (খৰচ)	(₹)
Cash in hand on 1.1.15	12,000	Salaries	14,000
1.1.15 তাৰিখত হাতে থকা নগদ ধন		দৰমহা	
Subscriptions :		Honourarium	3,000
বৰঙনি :		মাননী	
2014=900		Travelling Expenses	2,000
2015=20,000		ভ্ৰমণৰ খৰচ	
2016=2,000	22,900	Sports Expenses	5,000
Sale of Newspapers	100	খেলাৰ খৰচ	
বাতৰি কাকতৰ বিক্ৰি		Investments	10,000
Life Membership Fees	5,000	বিনিয়োগ	
আজীবন সদস্য মাচুল		Construction of Buildings	7,000
Donation	6,000	ভৱনৰ নিৰ্মাণ	
দান		Rent	2,000
Donation for Buildings	8,000	ভাৰা	
ভৱনৰ বাবে দান		Scholarship	1,000
Interest	200	জলপাণি	
সুত		Cash in hand on 31-12-15	13,200
Maintenance Grant	3,000	31-12-15 তাৰিখে	
চলোৱাৰ বাবে মঞ্জুৰী		হাতত থকা নগদ ধন	
	57,200		57,200

Additional Information :

অতিৰিক্ত তথ্য :

- (i) Outstanding Subscription ₹ 2,500/-
পাবলগীয়া বৰঙনি
- (ii) Outstanding Salaries ₹ 1,000/-
দিবলগীয়া দৰমহা



BELLAL HOSSAIN MONDAL

(iii) Subscription for 2015 ₹ 400/- received in 2014.

2015 চনৰ বৰঙনি 400/- টকা 2014 চনত পোৱা হৈছিল।

OR / নাইবা

Mention *any five* distinctions between Receipts and Payments Account and Income and Expenditure Account.

5

আয় ব্যয় আৰু প্ৰাপ্তি খৰচৰ মাজৰ যিকোনো পাঁচটা পাৰ্থক্য উল্লেখ কৰা।

13. From the following details, calculate cash from Investing and Financing Activities :

5

ওপৰত দিয়া তথ্যবোৰৰ পৰা বিনিয়োগ আৰু বিত্তযোগান কাৰ্য্যক্ৰমৰ পৰা নগদ ধনৰ প্ৰবাহ নিৰ্ণয় কৰা :

Particulars (বিবৰণ)	1-4-2014 (₹)	31-3-2015 (₹)
Machinery at Cost ক্ৰয়মূল্যত যন্ত্ৰপাতি	60,000	75,000
Accumulated Depreciation পুঞ্জীভূত অবক্ষয়	15,000	18,000
Capital মূলধন	45,000	52,500
Bank Loan বেংক ঋণ	15,000	—

During the year, machinery costing ₹ 15,000/- was sold at a loss of ₹ 3,000. Depreciation on machinery charges during the year amounted to ₹ 9,000.

বছৰটোৰ মাজত, 15,000/- টকা ক্ৰয়মূল্যৰ যন্ত্ৰপাতি 3,000/- টকা লোকচানত বিক্ৰী কৰা হ'ল আৰু যন্ত্ৰপাতিৰ ওপৰত বছৰটোৰ বাবে 9,000/- টকা অবক্ষয় ধাৰ্য্য কৰা হ'ল।

OR / নাইবা

Explain *any five* advantages of Cash Flow Statement.

1×5=5

নগদধনৰ প্ৰবাহ প্ৰতিবেদনৰ যিকোনো পাঁচটা সুবিধা ব্যাখ্যা কৰা।

14. From the following details, calculate Gross Profit and Sales :

2½×2=5

তলত দিয়া তথ্যবোৰৰ পৰা মুঠ লাভ আৰু বিক্ৰি নিৰ্ণয় কৰা :

Average Stock = ₹ 60,000/-

গড় মজুত পণ্য



Stock Turnover Ratio = 6 times

মজুত পণ্যৰ আবৰ্তনৰ অনুপাত

Selling Price is 20% above cost

বিক্ৰয়মূল্য ক্ৰয়মূল্যতকৈ 20% ওপৰত।

OR / নাইবা

Name *any five* ratios used for analysing the liquidity position of a Firm.

1×5=5

এখন প্রতিষ্ঠানৰ তৰলতা অৱস্থা বিশ্লেষণ কৰোঁতে ব্যৱহাৰ কৰা অনুপাতসমূহৰ যিকোনো পাঁচটা অনুপাত লিখা।

15. Partha, Pranoy and Prasanna are partners sharing profits and losses in the ratio of 3 : 2 : 1. On 31st March, 2015, their Balance Sheet stood as follows :

পাৰ্থ, প্ৰণয় আৰু প্ৰসন্ন 3 : 2 : 1 অনুপাতে লাভ আৰু লোকচান বন্টন কৰি এটা প্রতিষ্ঠানৰ অংশীদাৰ। 31 মাৰ্চ, 2015 তাৰিখে তেওঁলোকৰ উদ্ভূতপত্ৰ তলত দিয়াদৰে আছিল :

Liabilities (দেনা)	(₹)	Assets (সম্পত্তি)	(₹)
Capitals :		Buildings	90,000
মূলধন :		ভৱন	
Partha : 80,000/-		Plant & Machinery	86,000
পাৰ্থ		কলকজ্জা আৰু যন্ত্ৰপাতি	
Pranoy : 60,000/-		Inventory	50,000
প্ৰণয়		মজুত পণ্য	
Prasanna : 50,000/-	1,90,000	Debtors	31,000
প্ৰসন্ন		দেনাদাৰ	
General Reserve	24,000	Bank	5,000
সাধাৰণ পুঁজি		বেংক	
Sundry Creditors	48,000		
বিবিধ পাওনাদাৰ			
	2,62,000		2,62,000



BELLAL HOSSAIN MONDAL

Pranoy retires on that date under the following terms :

উক্ত তাৰিখত Pronoy তলত দিয়া চৰ্তমতে অৱসৰ গ্ৰহণ কৰে :

(i) The Goodwill of the firm is valued at ₹ 36,000/- .

প্ৰতিষ্ঠানৰ সুনাম 36,000/- টকাত মূল্যায়ন কৰা হয়।

(ii) Plant and Machinery is to be depreciated by 10%.

কলকজা আৰু যন্ত্ৰপাতিৰ অৱক্ষয় শতকৰা 10% হাৰে ধাৰ্য কৰা হ'ল।

(iii) Inventory and Buildings are to be appreciated by 20% and 10% respectively.

মজুত পণ্য আৰু ভৱনৰ মূল্য যথাক্ৰমে 20% আৰু 10% হাৰে বৃদ্ধি কৰা হ'ব।

Give necessary journal entries in the books of the firm.

5

প্ৰতিষ্ঠানৰ বহীত আবশ্যকীয় জাৰেদা প্ৰৱিষ্টি দিয়া।

OR / নাইবা

Explain the procedure of forfeiture of shares.

5

অংশপত্ৰৰ বাজেয়াপ্ত কৰাৰ পদ্ধতি ব্যাখ্যা কৰা।

16. Anupam, Binoy and Chandan were partners in a firm sharing profits in the ratio of 2 : 3 : 5. On 31st March, 2014, their Balance Sheet was as follows :

অনুপম, বিনয় আৰু চন্দন 2 : 3 : 5 অনুপাতত লাভ বন্টন কৰি এটা অংশীদাৰী প্ৰতিষ্ঠানৰ অংশীদাৰ আছিল।

31 মাৰ্চ, 2014 তাৰিখত তেওঁলোকৰ স্থিতিপত্ৰ তলত দিয়াৰ দৰে আছিল :

Balance Sheet (স্থিতিপত্ৰ)

Liabilities (দেনা)	(₹)	Assets (সম্পত্তি)	(₹)
Capital :		Cash at Bank	16,000
মূলধন :		বেংকত থকা নগদ ধন	
Anupam = 60,000/-		Debtors	30,000
অনুপম		দেনাদাৰ	
Binoy = 50,000/-		Bills Receivable	8,000
বিনয়		পাবলগীয়া বিল	
Chandan = 30,000/-	1,40,000	Stock	20,000
চন্দন		মজুত পণ্য	
Reserves	12,000	Furniture	60,000
পুঁজি		আহুৰাব	
Creditors	20,000	Machinery	40,000
পাওনাদাৰ		যন্ত্ৰপাতি	
Bills Payable	2,000		
দিবলগীয়া বিল			
TOTAL	1,74,000	TOTAL	1,74,000



BELLAL HOSSAIN MONDAL

Anupam died on 1st October, 2014. It was agreed between his executors and the remaining partners that :

1 অক্টোবৰ, 2014 তাৰিখে Anupam-ৰ মৃত্যু হয়। তেওঁৰ উত্তৰাধিকাৰী আৰু অৱশিষ্ট অংশীদাৰ সকলৰ মাজত চুক্তি হয় যে :

(i) Goodwill will be valued at 3 years purchase of the average profits of the last four years which were :

সুনামৰ মূল্য বিগত চাৰি বছৰৰ গড় লাভৰ 3 বছৰৰ ক্ৰয়ৰ ওপৰত নিৰ্দ্ধাৰণ কৰা হ'ব। বিগত চাৰি বছৰৰ লাভ এনে ধৰণৰ :

Year/চন	Profit/লাভ (₹)
2010-11	30,000/-
2011-12	40,000/-
2012-13	40,000/-
2013-14	40,000/-

(ii) Machinery and Furniture be valued at ₹ 36,000/- and ₹ 56,000/- respectively.

যন্ত্ৰপাতি আৰু আচবাবৰ মূল্য যথাক্ৰমে 36,000/- টকা আৰু 56,000/- টকা ধাৰ্য্য কৰা হ'ব।

(iii) Profit for the year 2014-15 be taken as having accrued at the same rate as that of the previous year.

2014-15 চনৰ লাভ বিগত বছৰৰ সমহাৰত হ'ব বুলি ধৰা হৈছে।

(iv) Interest on capital be provided at 10% p.a.

মূলধনৰ ওপৰত সুত বছৰি শতকৰা 10% ধৰা হ'ব।



BELLAL HOSSAIN MONDAL

(v) The amount due to Anupam shall be transferred to his Executors' Loan Account.

Anupam-ক দিবলগীয়া ধনখিনি তেওঁৰ উত্তৰাধিকাৰীৰ ঋণ হিচাপলৈ স্থানান্তৰ কৰা হ'ব।

Prepare Anupam's Capital Account as on the date of his death.

5

Anupam-ৰ মৃত্যুৰ তাৰিখত তেওঁৰ মূলধন হিচাপ প্ৰস্তুত কৰা।

OR / নাইবা

What are the causes of retirement of a Partner from a Partnership firm (Any five causes) 1×5=5

অংশীদাৰী প্ৰতিষ্ঠানৰ পৰা এজন অংশীদাৰে অৱসৰ লোৱাৰ কাৰণসমূহ কি কি (পাঁচটা কাৰণ উল্লেখ কৰা)।

17. R, M and H were in partnership sharing profits and losses in the ratio of 8 : 5 : 3 respectively. The firm's balance sheet as on 31st March, 2015 was as under :

R, M আৰু H 8 : 5 : 3 অনুপাতত লাভ আৰু লোকচান বন্টন কৰি এটা অংশীদাৰী প্ৰতিষ্ঠানৰ অংশীদাৰ আছিল। 31 মাৰ্চ, 2015 তাৰিখত তেওঁলোকৰ উদ্বৃত্তপত্ৰ তলত দিয়াৰ দৰে আছিল :

Balance Sheet

(উদ্বৃত্তপত্ৰ)

Liabilities (দেনা)	(₹)	Assets (সম্পত্তি)	(₹)
Capital :		Current Account :	
মূলধন :		চলিত হিচাপ :	
R = 5,000/-		R = 2,195/-	
M = 2,000/-		M = 1,733/-	
H = 1,000/-	8,000	H = 1,520/-	5,448
Sundry Creditors	2,953	Machinery	1,050
বিবিধ পাওনাদাৰ		যন্ত্ৰপাতি	
Bank Loan	5,500	Stock	6,059
বেংক ঋণ		মজুত পণ্য	
		Sundry Debtors	3,572
		বিবিধ দেনাদাৰ	
		Cash	324
		নগদ ধন	
	16,453		16,453



BELLAL HOSSAIN MONDAL

It was resolved to dissolve the partnership as on that date. The assets were realised as follows :

উক্ত তাৰিখত প্ৰতিষ্ঠানটো অবসায়ন কৰাৰ সিদ্ধান্ত লোৱা হ'ল। সম্পত্তিবোৰ তলত দিয়াৰ দৰে আদায়ীকৃত হৈছিল :

Machinery

যন্ত্ৰপাতি

Stock

মজুত পণ্য

Sundry Debtors

বিবিধ দেনাদাৰ



BELLAL HOSSAIN MONDAL

₹ 600/-

₹ 5,230/-

₹ 3,555/-

Prepare Realisation Account.

5

আদায়কৰণ হিচাপ প্ৰস্তুত কৰা।

OR / নাইবা

What do you mean by dissolution of a Partnership ? State *three* grounds for dissolution of Partnership.

2+3=5

অংশীদাৰী পৰিসমাপ্তি বুলিলে কি বুজা? অংশীদাৰী পৰিসমাপ্তিৰ তিনিটা পৰিস্থিতি উল্লেখ কৰা।

18. Give the new format of the Balance Sheet of a Company (main headings only) as per the requirements of revised Schedule-VI of the Companies Act, 1956.

5

1956 চনৰ কোম্পানী আইনৰ পৰিশোধিত তালিকা-VI অনুসৰি এখন কোম্পানীৰ উদ্ভূতপত্ৰৰ নতুন আকাৰটো (কেৱল মুখ্য শিতানসমূহ) উল্লেখ কৰা।

OR / নাইবা

How would you compute the amount due to a deceased Partner's Executor ?

5

এজন মৃত অংশীদাৰৰ উত্তৰাধিকাৰীয়ে পাবলগীয়া টকা কেনেকৈ নিৰ্দ্ধাৰণ কৰিব?

19. Following is the Trial Balance of SUDIP and PRADIP as on 31st March, 2015 :

31st March, 2015 তাৰিখত সুদীপ আৰু প্ৰদীপ-ৰ উদ্ধৃত মিলনপত্ৰখন তলত দিয়াৰ দৰে আছিল :

Dr.		Cr.	
Particulars (বিবৰণ)	(₹)	Particulars (বিবৰণ)	(₹)
Plant and Machinery কলকজা আৰু যন্ত্ৰপাতি	35,000	Capital Accounts : মূলধন হিচাপ :	
Publicity বিজ্ঞাপন	5,000	Sudip -50,000	
Freight on Sales বিক্ৰীৰ পৰিবহন খৰচ	2,140	সুদীপ	
Buildings ভৱন	69,000	Pradip -30,000	80,000
Goodwill সুনাম	15,000	প্ৰদীপ	
Sundry Debtors বিবিধ দেনাদাৰ	48,200	Trading Account	
Bad debt অনুদ্বাৰণীয় ঋণ	1,400	ক্ৰয় বিক্ৰয় হিচাপ	
Cash at Bank বেংকত থকা নগদ ধন	5,620	— Gross Profit	85,700
Investments বিনিয়োগ	10,000	— মুঠ লাভ	
Cash in hand হাতত থকা নগদ ধন	170	Creditors পাওনাদাৰ	44,560
Salaries দৰমহা	28,850	Bank Loan বেংক ঋণ	21,000
Stock মজুত পণ্য	10,000	Commission দস্তাবেজ	4,420
General Expenses সাধাৰণ খৰচ	5,500	Outstanding Freight অপ্ৰদত্ত পৰিবহন খৰচ	200
Drawings : আহৰণ :		Provision for doubtful debt সন্দেহমূলক ঋণ পুঁজি	1,000
Sudip = 5,000 সুদীপ		Bills Payable দিবলগীয়া বিল	7,000
Pradip = 3,000 প্ৰদীপ	8,000		
	2,43,880		2,43,880

BELLAL HOSSAIN MONDAL

Prepare the Profit & Loss Account and the Profit & Loss Appropriation Account of the firm for the year ended 31st March, 2015 and a Balance sheet as on that date after taking into consideration the following additional information:

8

তলত দিয়া অতিৰিক্ত তথ্যসমূহ বিবেচনা কৰি 31 মাৰ্চ 2015 তাৰিখত অন্তঃপৰা বছৰটোৰ বাবে লাভ-লোকচান হিচাপ আৰু লাভ-লোকচান উপযোজন হিচাপ আৰু উক্ত তাৰিখত প্রতিষ্ঠানটোৰ উদ্ভূতপত্ৰ প্ৰস্তুত কৰা :

(i) Depreciate Plant & Machinery @ 10% p.a.

বছৰি 10% হাৰে কলকজা আৰু যন্ত্ৰপাতিৰ ওপৰত অৱক্ষয় ধৰা।

(ii) Prepaid Publicity ₹ 500/-

অগ্ৰীম প্ৰদত্ত বিজ্ঞাপন খৰচ

(iii) Outstanding Salaries ₹ 1,150/-

অপ্ৰদত্ত দৰমহা

(iv) Provide for doubtful debt @ 5% on Sundry Debtors

বিভিন্ন দেনাদাৰৰ ওপৰত 5% হাৰে অনুদ্ধাৰণীয় ঋণ পুঁজিৰ ভবিষ্যত ব্যৱস্থা কৰা

(v) Partners will get interest on capital @ 5% p.a.

অংশীদাৰসকলে বছৰি 5% হাৰে মূলধনৰ ওপৰত সুত পাব।

20. Assam Tea Limited has an authorised capital of ₹ 10,00,000/- divided into ₹ 1,00,000 equity shares of ₹10/- each. The directors decided to issue 50,000 shares to the public at a premium of 10% payable as follows :

আসাম টি লিমিটেড-ৰ অনুমোদিত মূলধন আছিল 10,00,000/- টকা যি প্ৰতিখন 10/- টকা মূল্যৰ 1,00,000 খন ইকুইটি অংশপত্ৰত ভাগ কৰা হৈছিল। সঞ্চালকসকলে 50,000টা অংশপত্ৰ 10% অধিহাৰত বিক্ৰি কৰে তলত দিয়া কিস্তি মতে :

On Application ₹ 3/-

আবেদনৰ লগত

On Allotment (including premium) ₹ 5/-

বন্টনৰ লগত (অধিহাৰ সহ)

and the balance on 1st and final call.

আৰু বাকীখিনি প্ৰথম আৰু চূড়ান্ত তলবত।



BELLAL HOSSAIN MONDAL

The company received applications for 60,000 shares. The directors decided to reject the excess applications and the money thereon was refunded. All the shares were duly subscribed for, called up and paid up.

Give journal entries and prepare a Cash Book in the books of the Company.

8

কোম্পানীয়ে 60,000 অংশৰ আবেদন পায়। সঞ্চালক সকলে অতিৰিক্ত আবেদন সমূহ অগ্রাহ্য কৰে আৰু তাৰ বাবে আবশ্যকীয় টকা ফিৰং দিয়ে। তলববোৰ কৰা হয় আৰু টকাখিনি প্ৰাপ্ত হয়।

কোম্পানীৰ বহীত জাবেদা প্ৰতিষ্টি দিয়া আৰু ৰোকৰ বহী প্ৰস্তুত কৰা।

OR / নাইবা



BELLAL HOSSAIN MONDAL

2×4=8

Write short notes on :

চমু টোকা লিখা :

- (a) Call in Arrear
বাকী তলবী অৰ্থ
- (b) Calls in Advance
অগ্ৰীম তলবী অৰ্থ
- (c) Preference Share
অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ
- (d) Right share
অধিকাৰ সাপেক্ষ অংশপত্ৰ



21. Tata Motors Ltd. invited applications for the issue of 3,000, 10% debentures of ₹ 100/- each at a discount of 10% payable ₹ 30/- on application, ₹ 30/- on allotment (after deducting discount) and the balance on first and final call. All the debentures were subscribed and the debenture money was duly called and paid up.

Give journal entries and show how Debentures Account will be shown in the Balance Sheet of the Company.

8

টটা মটৰ লিমিটেড-এ 3,000টা 100/- টকীয়া 10% ঋণপত্ৰৰ বাবে আবেদন বিচাৰে। ঋণপত্ৰসমূহ 10% বাটাত বিলি কৰা হ'ব য'ত আবেদনৰ বাবে 30/- টকা, আবণ্টনৰ বাবে 30/- টকা (বাটো বাদ দিয়াৰ পিছত) আৰু বাকী অৱশিষ্ট পৰিমাণ প্ৰথম আৰু চূড়ান্ত তলবত আদায় দিব লাগিব। আটাইবোৰ ঋণপত্ৰৰ বাবে আবেদন আহে আৰু ঋণপত্ৰৰ বাবে আবশ্যকীয় তলব কৰাৰ পাছত সকলো ধন প্ৰাপ্ত হয়।

জাবেদা প্ৰতিষ্টি দিয়া আৰু কোম্পানীৰ উদ্ভূতপত্ৰত ঋণপত্ৰসমূহ কেনে ধৰণে দেখুৱাব লাগিব দেখুওৱা।

OR / নাইবা

Give the accounting entries for issue of debentures under different situations with imaginary figures. (Any four situations) 2×4=8

বিভিন্ন পৰিস্থিতিত বিলি কৰা ঋণপত্ৰৰ হিচাপ সম্পৰ্কীয় প্ৰবিষ্টিসমূহ কাল্পনিক টকাৰ অঙ্কৰে দেখুওৱা। (যিকোনো চাৰিটা পৰিস্থিতিও)

22. A and B are two partners sharing profits and losses in the ratio of 3 : 2. Their Balance Sheet as on 31st March, 2015 was as follows :

A আৰু B 3 : 2 অনুপাতত লাভ আৰু লোকচান বন্টন কৰি দুজন অংশীদাৰ। 31 মাৰ্চ, 2015 তাৰিখে তেওঁলোকৰ উদ্ভূতপত্ৰ তলত দিয়াৰ দৰে আছিল :

Liabilities (দেনা)	(₹)	Assets (সম্পত্তি)	(₹)
Capital :		Land and Buildings	30,000
মূলধন :		ভূমি আৰু ভৱন	
A = 30,000		Plant & Machinery	20,000
B = 25,000	55,000	কলকজা আৰু যন্ত্ৰপাতি	
General Reserve	5,000	Furniture	10,000
সাধাৰণ পুঁজি		আচবাব	
Sundry Creditors	15,000	Stock	5,000
বিবিধ পাওনাদাৰ		মজুত পণ্য	
		Debtors	8,000
		দেনাদাৰ	
		Cash in hand	2,000
		হাতত থকা নগদ ধন	
	75,000		75,000



BELLAL HOSSAIN MONDAL

On 01-4-2015, C was admitted as a new partner for 1/4th share in the future profits on the following conditions :

01-4 2015 তাৰিখত, তলত দিয়া চৰ্ত সাপেক্ষে আৰু ভবিষ্যতৰ লাভৰ 1/4 অংশৰ বাবে C-ক এজন নতুন অংশীদাৰ হিচাপে নিযুক্তি দিয়া হ'ল :

(i) C will bring ₹ 20,000/- as Capital and ₹ 6,000 as premium for goodwill.

C-য়ে মূলধন হিচাপে 20,000/- টকা আৰু সুনামৰ বাবে 6,000/- টকা আনিব।

(ii) The Land and Buildings will be revalued at ₹ 35,000/-

ভূমি আৰু ভৱন 35,000/- টকাত পুনৰ্মূল্যায়ণ কৰা হ'ব।

(iii) Plant and Machinery and Furniture will be depreciated by 5% and 10% respectively.

কলকজা আৰু যন্ত্ৰপাতিৰ ওপৰত 5% আৰু আচুৰাবৰ ওপৰত 10% হাৰত অৱক্ষয় ধৰা হ'ব।

(iv) Stock will be reduced by ₹ 2,000/-

মজুতপণ্যৰ মূল্য 2,000/- টকা হ্ৰাস কৰা হ'ব।

Give journal entries and prepare the Balance Sheet of the firm after C's admission.

6+2=8

জাবেদা প্ৰৱিষ্টি দিয়া আৰু C-ৰ নিযুক্তিৰ পিছত প্ৰতিষ্ঠানটোৰ উদ্ভূতপত্ৰ প্ৰস্তুত কৰা।



Give the Accounting entries relating to forfeiture and re-issue of shares with imaginary figures. 8

কল্পনিক টক্সৰ অঙ্কৰে অংশপত্ৰ বাজেয়াপ্ত আৰু পুনৰ বিলি সন্দৰ্ভত হিচাব বহীত প্ৰৱিষ্টি দিয়া।

— x —



BELLAL HOSSAIN MONDAL